

2014

PHILOSOPHY

(General)

Paper : 5.1

Full Marks : 80

Time : 3 hours

*The figures in the margin indicate full marks
for the questions*

Answer either in English or in Assamese

1. Answer the following questions : 1×10=10

তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখা :

(a) Name one supporter of the
correspondence theory of truth.

সত্যতাৰ সাদৃশ্যবাদ তত্ত্বটো সমৰ্থন কৰা এজন দাৰ্শনিকৰ
নাম লিখা।

(b) What is the yardstick of truth according to the pragmatic theory of truth?

সত্য সম্পর্কে উপযোগিতাবাদ তত্ত্ব অনুসৰি সত্যতাৰ মাপকাঠি কি ?

(c) What is substance according to Spinoza?

স্পিনোজাৰ মতে দ্ৰব্য কি ?

(d) "There is no necessary connection between the cause and the effect." Who said this?

"কাৰণ আৰু কাৰ্যৰ মাজত কোনো অত্যাৱশ্যকীয় সম্পর্ক নাই।" এই কথাৰ কোনে কৈছিল ?

(e) What is material cause according to Aristotle?

এৰিষ্ট'টলৰ মতে উপাদান কাৰণ কাক বোলে ?

(f) Can the theory of determinism justify ethics?

পৰতন্ত্রবাদ বা নিয়তিবাদে নীতিবিজ্ঞান সিদ্ধ কৰিব পাৰেনে ?

(g) Name the trend of contemporary philosophy which advocated the verifiability theory of meaning.

অর্থ সম্পর্কীয় সত্যাপনীয়তা তত্ত্বটো আগবঢ়োৱা সমসাময়িক দৰ্শনৰ মতবাদ বা ধাৰাটোৰ নাম লিখা।

(h) "The cause is the sum total of conditions positive and negative taken together." Who said this?

"কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূল সমূহ উপকাৰণৰ সমষ্টি।" কথাৰ কোনে কৈছিল ?

(i) Name four categories of knowledge.

জ্ঞানৰ চাৰিটা প্ৰবৰ্গৰ নাম লিখা।

(j) Name the contemporary philosophical theory who reject metaphysics.

অধিবিদ্যাক অস্বীকাৰ কৰা সমসাময়িক দাৰ্শনিক মতবাদটোৰ নাম লিখা।

2. Answer the following questions : 2×5=10

তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা :

(a) What is the meaning of coherence theory of truth?

সত্যতাৰ সঙ্গতিবাদ তত্ত্বটোৰ অর্থ কি ?

(b) What is Hume's view of substance?

দ্রব্য সম্পর্কে হিউমৰ মতবাদটো কি ?

(c) State two features of the theory of indeterminism.

ইচ্ছাৰ স্বাধীনতা সম্পর্কীয় তত্ত্ব স্বতন্ত্রবাদের দুটা বৈশিষ্ট্য উল্লেখ কৰা।

(d) On what ground logical positivists reject metaphysics?

তর্কীয় প্রত্যক্ষবাদীসকলে কি ভিত্তিত পৰাবিদ্যা অস্বীকাৰ কৰিছে ?

(e) "Existence precedes essence." Write the meaning of this expression.

"অস্তিত্ব সত্তাৰ পূৰ্ববর্তী।" এই কথাষাৰৰ অর্থ কি ?

3. Give short answers (any four) : $5 \times 4 = 20$

চমু উত্তৰ দিয়া (যি কোনো চাৰিটা) :

(a) Explain the empiricist view of causation with special reference to Hume.

কাৰণ সম্পর্কে হিউমৰ মতবাদৰ বিশেষ উল্লেখসহ অভিজ্ঞতাবাদী মতবাদ ব্যাখ্যা কৰা।

(b) Define with example each of the four causes as laid down by Aristotle.

এৰিষ্ট'টলে আগবঢ়োৱা চাৰিবিধ কাৰণৰ উদাহৰণসহ সংজ্ঞা আগবঢ়োৱা।

(c) Explain the distinction between perceptual time and conceptual time.

প্রত্যক্ষগত সময় আৰু ধাৰণাগত সময়ৰ পাৰ্থক্য ব্যাখ্যা কৰা।

(d) Write a short note on the nature of space.

দেশৰ প্রকৃতি সম্পর্কে এটা চমু টোকা লিখা।

(e) State two arguments in support of the theory of determinism as put forward by the supporters of the theory.

পৰতন্ত্রবাদ বা নিয়তিবাদৰ সপক্ষে সমর্থকসকলে আগবঢ়োৱা দুটা যুক্তি উল্লেখ কৰা।

(f) What is existentialism? Name six existential thinkers.

অস্তিত্ববাদ কি ? ছয়জন অস্তিত্ববাদী চিন্তাবিদৰ নাম লিখা।

4. Explain and examine the coherence theory of truth.

10

সত্যতাৰ সংগতিবাদ তত্ত্বটো ব্যাখ্যা কৰি পৰীক্ষা কৰা।

(6)

Or / অথবা

Explain critically pragmatic theory of truth.

সত্যতাৰ উপযোগিতাবাদ তত্ত্বটোৰ সমালোচনাত্মক ব্যাখ্যা আগবঢ়োৱা।

5. Write an essay on space and time. 10

দেশ আৰু কাল সম্পৰ্কে এখন বচনা লিখা।

Or / অথবা

What is substance? Explain and examine the rationalist views of the nature of substance.

দ্রব্য কি? দ্রব্য সম্পৰ্কে বুদ্ধিবাদী ধাৰণাসমূহ ব্যাখ্যা কৰি পৰীক্ষা কৰা।

6. What is cause? Discuss the different theories of causality. 10

কাৰণ কি? কাৰণ সম্পৰ্কীয় বিভিন্ন তত্ত্বসমূহ আলোচনা কৰা।

Or / অথবা

Compare Hume's and Kant's views of causality.

কাৰণ সম্পৰ্কে হিউম আৰু কান্টৰ মতবাদৰ তুলনা আগবঢ়োৱা।

(7)

7. What is indeterminism or freedom of will? Give an outline of the theory. 10

ইচ্ছাৰ স্বতন্ত্রবাদ কি? এই তত্ত্বটোৰ এক বৰ্ণনা আগবঢ়োৱা।

Or / অথবা

What is determinism? What are its weak points?

পৰতন্ত্রবাদ বা নিয়তিবাদ কি? ইয়াৰ দুৰ্বলতাসমূহ কি কি?
